



THE ASSAM GAZETTE

অসাধাৰণ

EXTRAORDINARY

প্ৰাপ্ত কৰ্তৃত্বৰ দ্বাৰা প্ৰকাশিত

PUBLISHED BY THE AUTHORITY

নং 411 দিশপুৰ, সোমবাৰ, 9 জুন, 2025, 19 জেঠ, 1947 (শক)

No. 411 Dispur, Monday, 9th June, 2025, 19th Jaistha, 1947 (S. E.)

GOVERNMENT OF ASSAM

ORDERS BY THE GOVERNOR

LEGISLATIVE DEPARTMENT : : : LEGISLATIVE BRANCH

NOTIFICATION

The 2nd June, 2025

No. LGL.46/2023/26.— The following Act of the Assam Legislative Assembly which received the assent of the Governor of Assam on 29th May, 2025 is hereby published for general information.

ASSAM ACT NO. XXIII OF 2025

(Received the assent of the Hon'ble Governor of Assam on 29th May, 2025)

**THE JAGANNATH BAROOAH UNIVERSITY
(AMENDMENT) ACT, 2025**

AN ACT

further to amend the Jagannath Barooah University Act, 2023.

Preamble

Whereas, it is expedient further to amend the Jagannath Barooah University Act, 2023, hereinafter referred to as the principal Act, in the manner hereinafter appearing;

**Assam
Act No.
LXVI of
2023**

It is hereby enacted in the Seventy-sixth Year of the Republic of India as follows:-

Short title, extent and commencement

1. (1) This Act may be called the Jagannath Barooah University (Amendment) Act, 2025.
- (2) It shall have the like extent as the principal Act.
- (3) It shall come into force at once.

Amendment of section 12

2. In the principal Act, in section 12, for sub-section (1), the following shall be substituted, namely:-

“(1) The first Vice Chancellor shall be appointed by State Government. The Chancellor shall appoint the subsequent Vice-Chancellor on the recommendation of an Advisory Board constituted by the Chancellor which shall consists of three members, of whom, the Executive Council shall elect one member, the State Government shall nominate one member, and the Chancellor shall nominate one member. The Chancellor shall appoint one of them as Chairman of the Advisory Board.”

Amendment of section 57

3. In the principal Act, in section 57, for sub-section (7), the following shall be substituted, namely:-

“(7) The State Government shall, within three months from the date of the commencement of this Act appoint, on such terms and conditions as it deems fit, a person to be the first Vice-Chancellor.”

GEETANJALI DAS SAIKIA,

Secretary to the Government of Assam,
Legislative Department, Dispur, Guwahati-6.

২০২৫ চনৰ অসম অধিনিয়ম নং ২৩
(২০২৫ চনৰ ২৯ মে' তাৰিখে ৰাজ্যপালৰ দ্বাৰা স্বীকৃত)
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় (সংশোধন) অধিনিয়ম, ২০২৫
অধিনিয়ম
২ জুন', ২০২৫

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় অধিনিয়ম, ২০২৩ ক আৰু অধিক সংশোধন কৰিবলৈ এখন অধিনিয়ম।

প্ৰস্তাৱনা

যিহেতু, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় অধিনিয়ম, ২০২৩, মূল অধিনিয়ম বুলি যিখনক ইয়াৰ পিছত অভিহিত কৰা হৈছে, ইয়াৰ পিছত উল্লেখ কৰা ধৰণেৰে আৰু অধিক সংশোধন কৰাটো কালোচিত;

২০২৩
চনৰ অসম
অধিনিয়ম
নং LXVI

ইয়াৰ দ্বাৰা ভাৰত গণৰাজ্যৰ ছয়সত্তৰ সংখ্যক বৰ্ষত ইয়াক নিম্নলিখিত ধৰণে অধিনিয়মিত কৰা হৈছে:-

সংক্ষিপ্ত নাম,
বিস্তাৰ আৰু
প্ৰাৰম্ভণ

- ১। (১) এই অধিনিয়মখন জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় (সংশোধন) অধিনিয়ম, ২০২৫ বুলি অভিহিত হ'ব।
(২) ইয়াৰ বিস্তাৰ মূল অধিনিয়মৰ দৰেই হ'ব।
(৩) ই তাৎক্ষণিকভাৱে বলৱৎ হ'ব।

ধাৰা ১২ ৰ
সংশোধন

- ২। মূল অধিনিয়মত, ধাৰা ১২ ত, উপ-ধাৰা (১) ৰ সলনি, নিম্নলিখিত প্ৰতিস্থাপিত হ'ব, যথা :-

"(১) প্ৰথম উপাচার্যগৰাকীক ৰাজ্য চৰকাৰে নিযুক্তি দিব। আচাৰ্যগৰাকীয়ে তেখেতৰ দ্বাৰা গঠিত এক মন্ত্ৰণা বোৰ্ডৰ পৰামৰ্শ মৰ্মে পৰৱৰ্তী উপাচার্যগৰাকীক নিযুক্তি দিব, যিখন তিনিজন সদস্যৰে গঠিত হ'ব, যিসকলৰ এগৰাকী সদস্যক কাৰ্যবাহী পৰিষদে নিৰ্বাচিত কৰিব, এগৰাকীক ৰাজ্য চৰকাৰে মনোনীত কৰিব আৰু এগৰাকীক আচাৰ্যগৰাকীয়ে মনোনীত কৰিব। আচাৰ্যগৰাকীয়ে তেওঁলোকৰে এগৰাকীক মন্ত্ৰণা বোৰ্ডৰ অধ্যক্ষ ৰূপে নিযুক্তি দিব।"

ধাৰা ৫৭ ৰ
সংশোধন

- ৩। মূল অধিনিয়মত, ধাৰা ৫৭ ত, উপ-ধাৰা (৭) ৰ সলনি, নিম্নলিখিত প্ৰতিস্থাপিত হ'ব, যথা :-

"(৭) ৰাজ্য চৰকাৰে এই অধিনিয়ম প্ৰাৰম্ভণৰ তাৰিখৰ পৰা তিনি মাহৰ ভিতৰত, উচিত বুলি বিবেচনা কৰা এনে নিৰ্বন্ধন আৰু চৰ্তাৱলী সাপেক্ষে এজন ব্যক্তিক প্ৰথম উপাচার্য হিচাপে নিযুক্তি দিব।"

গীতাঞ্জলী দাস শইকীয়া,

সচিব, অসম চৰকাৰ,

বিধান বিভাগ, দিছপুৰ, গুৱাহাটী-৬